

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত শক্তি সম্বন্ধীয় বৈঠক ।

মাৰ্চ ১১,২০১৪

১. নতুন দিল্লীত ১১ মাৰ্চ ২০১৪ তাৰিখে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত শক্তি সম্বন্ধীয় বৈঠক অনুষ্ঠিত হয় । বৈঠক খনত পৰিকল্পনা আয়োগৰ উপাধক্ষ্য ড. মন্টেক সিঙ আলোৱালিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তি বিভাগৰ সচিব ড. আৰ্ণেষ্ট মনিজে যুটীয়া ভাৱে সভাপতিত্ব কৰে । এই শক্তি সম্বন্ধীয় বৈঠক ভাৰত -আমেৰিকাৰ বিস্তৃত কৌশল সম্বন্ধীয় আলোচনাৰ এটা অংশ মাত্ৰ । ৱাছিংটন ডি.চি.ত শেহতীয়া ভাৱে ২০১২ চনৰ চেপ্তেম্বৰ মাহত অনুষ্ঠিত হোৱা শক্তি সম্বন্ধীয় বৈঠক খনৰ আৰম্ভ হৈছিল ২০০৫ চনৰ মে মাহত । সচিব মনিজে শক্তি বিভাগৰ বিষয়াবৰ্গকে ধৰি বিভিন্ন ৰাষ্ট্ৰীয় গৱেষণাকাৰীৰ অন্তৰ্ভুক্ত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা প্ৰতিনিধি দলক নেতৃত্ব দিয়ে । ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই দুয়োদেশে এখনে আনখনক আশ্বস প্ৰদান কৰে যে শক্তি সম্বন্ধীয় বিষয়ত মিলিত ভাৱে কাম কৰাৰ আৰু বৃহৎ প্ৰযুক্তি সম্বন্ধীয় উদ্ভাৱনৰ, বিজ্ঞান সন্মত বিষয়ত যুটীয়া প্ৰচেষ্টাৰে আগবঢ়াৰ, বাণিজ্য, গৱেষণা আৰু বিকাশ, পাৰিপাশ্ৰিকতাৰ অনুকূল প্ৰযুক্তি আৰু সামগ্ৰী উৎপাদন আৰু অবিৰত বিকাশৰ বাবে শক্তি সম্পদক কাৰ্য্যকৰি কৰিব পৰাকৈ শব্দ নিয়ন্ত্ৰনৰ কাৰ্য্যপ্ৰণালীৰ প্ৰচাৰ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।

২. দুয়োপক্ষৰ তৰফৰ বিষয়া সকলে ৫ মাৰ্চ ২০১৪ তাৰিখৰ পৰা ১১ মাৰ্চ ২০১৪ তাৰিখলৈ ভাৰত-আমেৰিকাৰ শক্তি সম্বন্ধীয় বৈঠকৰ অন্তৰ্গত সম্পূৰ্ণ সহযোগিতাৰ বিষয়টোৰ পৰ্যালোচনা কৰে ।

৩. সভাপতিত্ব ড. আলুৱালিয়া আৰু সচিব মনিজে পুনৰ ব্যৱহাৰ কৰিব পাৰ শক্তি আৰু নতুন প্ৰযুক্তি, খোলা (shale) গেছ সম্বন্ধে সহযোগিতা, এলএনজি ৰপ্তানী শক্তি সক্ৰিয়তা আৰু নিম্নমানৰ কাৰ্বন প্ৰযুক্তিত কাৰ্য্যকৰী দলৰ প্ৰগতি সম্বন্ধে বৈঠকত আলোচনা কৰে । ভাৰত আৰু আমেৰিকাৰ যুটীয়া সংস্থা - জইন্ট ক্লিন এনাৰ্জী ৰিচাৰ্চ এন্ড ডেভেলোপমেন্ট চেণ্টাৰৰ (জেচিইআৰডিচি) সদস্য সকলেও সূৰ্য্যৰ পৰা গ্ৰহন কৰা শক্তিৰ ক্ষেত্ৰত হোৱা অগ্ৰগতি সম্বন্ধে, উন্নত জৈৱিক-শক্তি আৰু পিএচিই-আৰৰ অন্তৰ্গত শক্তিৰ সক্ৰিয় গৱেষণা প্ৰকল্প সম্বন্ধীয় বিষয়ৰ, যিটো অদ্বিতীয় প্ৰগেমৰ

জৰিয়তে ভাৰত আৰু আমেৰিকাৰ সংস্থা সমূহে যুটীয়া ভাৱে গৱেষণা কৰাৰ বাবে বিনিয়োগ কৰিব পৰা যায় ,এই সকলো বিষয়ৰ এক প্ৰতিবেদন বৈঠকত আগবঢ়াই ।

৪. ভাৰত আৰু আমেৰিকাই ২০০৯ চনত উন্নত পৰিস্কাৰ শক্তি সম্বন্ধীয় অংশীদাৰিত্ব (পিএচিই) অনুসৰি পৰিস্কাৰ শক্তিৰ বাবে নিযুক্তিকৰণ, গৱেষণা আৰু উন্নয়নৰ অৰ্থে যুটীয়া প্ৰচেষ্টা বৃদ্ধি কৰিবলৈ ঐক্যমত হৈছিল । পিএচিইৰ কাৰ্য্যসূচী সমূহে ইতিমধ্যে ৰাজহুৱা আৰু ব্যক্তিগত সম্পদ সমূহক পৰিস্কাৰ শক্তিৰ গৱেষণা আৰু পৰিস্কাৰ শক্তি প্ৰযুক্তি ,আচনি আৰু ইয়াৰ ব্যৱহাৰ ক্ষিপ্ৰতাৰে নিয়োজিত কৰিবলৈ সহায় কৰাৰ অৰ্থে পৰিচালিত কৰা হৈছে ।

৫. ভাৰত আৰু আমেৰিকাৰ মাজৰ এই বৈঠক চলি থকা কাৰ্য্যসূচী । বাতানকুলতাৰ প্ৰয়োজনীয়তাৰ পৰিমাণ সম্বন্ধে আগজাননিৰ ব্যৱস্থা,স্থানৰ শীতলতা বৃদ্ধিৰ সক্ৰিয়তা বৃদ্ধিৰ প্ৰাধান্যতা গ্ৰহণৰ দৰে নতুন প্ৰচেষ্টা সমূহ আৰু প্ৰমোটিং এনাৰ্জি এচেচ থ্ৰো ক্লিন এনাৰ্জি চমুকৈ (পি ই এ চি ই) প্ৰচেষ্টা ২০১৩ চনতেই আৰম্ভ কৰা হৈছিল ।অফ গ্ৰিড ব্যৱসায় মডেলৰ বাবে অফ গ্ৰিড ক্লিন এনাৰ্জি এলিয়েনচ গঠনকে ধৰি পিএচিইয়ে বিভিন্ন প্ৰাধান্যতা থকা কাৰ্য্যকুশলিৰ উদ্ভৱ কৰিছিল আৰু শক্তি সহজলভ্য কৰাৰ পৃষ্ঠপোষকতা কৰিছিল

৬.ইউএচএআইডিৰ(USAID) দ্বাৰা অংশীদাৰিত্ব,পৰিকল্পনা আয়োগে অবিৰত বৃদ্ধিৰ এক নতুন কাৰ্য্যকৰী দলৰ নেতৃত্ব দিয়ে যিটো দলে পোন প্ৰথম বাৰৰ বাবে বৈঠক পৰ্যায়ত মিলিত হয় ।এই কাৰ্য্যসূচীয়ে শক্তি তথ্য সঞ্চালনৰ বিষয়ত ,এনাৰ্জি মডেলিঙ আৰু পুনৰ ব্যৱহাৰৰ উপযোগি শক্তিৰ ঐক্যবদ্ধতাৰ ক্ষেত্ৰ খনত এক আনুষ্ঠানিক সহযোগিতাক প্ৰতিফলিত কৰে ।

৭. শক্তি খণ্ডত সমবায় প্ৰক্ৰিয়াৰ মাজেৰে যি ধৰনে অগ্ৰগতি লাভ কৰিছে তাৰ বাবে বৈঠকৰ সামৰনি ভাষনত যুটীয়া সভাপতিদ্বয়ে সন্তোষ্টি প্ৰকাশ কৰে ।তেওঁলোকে কাৰ্য্যকৰী দলটোক তেওঁলোকৰ প্ৰচেষ্টাক অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়ে ,বিশেষকৈ দুয়োপক্ষৰ বাবে গুৰুত্ব থকা নতুন বিষয় সমূহত ।কূটনৈতিক প্ৰক্ৰিয়াৰ জৰিয়তে চূড়ান্ত হোৱা তাৰিখত পৰবৰ্তী বৈঠক আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হব ।

৮. পৰিকল্পনা আয়োগৰ উপাধক্ষ্য গৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তি বিভাগৰ সচিব গৰাকীক ভাৰতৰ শক্তি নিৰাপত্তা ছবিৰ (India Energy Security Scenario) ২০৪৭ সৰঞ্জাম আৰু প্ৰয়োজনীয়তা আৰু যোগান দুয়ো পক্ষৰ গুৰুত্বপূৰ্ণ হস্তক্ষেপৰ ভূমিকা সম্বন্ধে জানিবলৈ দিয়ে । উপাধক্ষ্য গৰাকীয়ে ভাৰতৰ শক্তি নিৰাপত্তা ছবি ,২০৪৭ তথ্য, আমেৰিকাৰ শক্তি সচিব গৰাকীক উপহাৰ হিচাপে প্ৰদান কৰে ।তেওঁ সচিব গৰাকীক জানিব দিয়ে যে এই সৰঞ্জাম খিনি ইতিমধ্যে ৰাজহুৱা কৰা হৈছে আৰু পৰিকল্পনা আয়োগৰ ৱেবচাইটত ছবিখন পোৱা যাব ।তেওঁ আমেৰিকা পক্ষক এই শক্তি নিৰ্মাণৰ ছবি খনৰ সম্ভাৱনা সম্পৰ্কে গৱেষণা কৰিবলৈ আহ্বান জনায় আৰু এই বিষয়ত তেওঁৰ যিকোলা মন্তব্যক আদৰনি জনাব বুলি কয় ।আমেৰিকাৰ শক্তি সচিব গৰাকীয়ে উপাধক্ষ্য গৰাকীক শক্তি প্ৰতিনিধি দলক অভ্যৰ্থনা জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু দুয়োপক্ষৰ যুটীয়া সহযোগিতাৰ আগলৈ আগবঢ়াৰ আশা ব্যক্ত কৰে ।

সন্মানেৰে ।